

Total No. of Printed Pages—7

**2 SEM TDC SOC G 1**

**2 0 1 8**

( May )

**SOCIOLOGY**

( General )

Course : 201

**( Society in India )**

*Full Marks : 80*

*Pass Marks : 32/24*

*Time : 3 hours*

*The figures in the margin indicate full marks  
for the questions*

1. তলত দিয়াসমূহৰ শুদ্ধ উত্তৰ বাছি উলিওৱা : 1×8=8

Choose the correct answer from the following :

(a) জনজাতীয় সমাজৰ এটা প্রধান চৰিত্ৰ হ'ল

One of the chief characteristics of tribal society is

(i) বিশেষীকৰণ / specialization

(ii) যুৰগৃহ / dormitory

(iii) সামাজিক গতিশীলতা / social mobility

(b) পিতৃতান্ত্ৰিক সিদ্ধান্তৰ মুখ্য পৃষ্ঠপোষক হ'ল

Main supporter of patriarchal theory is

(i) ৱেষ্টাৰ মাৰ্ক

Wester Mark

(ii) এল. এ. মৰ্গান

L. A. Morgan

(iii) কাৰ্ল মাৰ্ক্স

Karl Marx

(c) *Caste in Modern India* নামৰ গ্ৰন্থখন কোনে  
লিখিছিল ?

Who wrote the book, *Caste in Modern  
India* ?

(i) এম. এন. শ্ৰীনিবাস

M. N. Srinivas

(ii) টি. বি. বটমোৰ

T. B. Bottomore

(iii) মেক্স ৱেবাৰ

Max Weber

(d) *Kinship Organization in India* নামৰ গ্ৰন্থখন  
কোনে লিখিছিল ?

Who wrote the book, *Kinship  
Organization in India*?

(i) এম. এন. শ্ৰীনিবাস

M. N. Srinivas

(ii) কিংচলি ডেভিছ

Kingsley Davis

(iii) ইৰাবতী কাৰে

Iravati Karve

(e) মুছলমান বিবাহ এক

Muslim marriage is a

(i) সামাজিক চুক্তি

social contract

(ii) ধৰ্মীয় সংস্কাৰ

religious sacrament

(iii) ওপৰৰ এটাও নহয়

None of the above

(f) জাতি ব্যৱস্থাৰ বৃত্তিমূলক সিদ্ধান্তৰ প্ৰধান পৃষ্ঠপোষক হ'ল  
Main propounder of the occupational  
theory of caste system is

(i) নেচফিল্ড  
Nesfield

(ii) ৰিজলি  
Risley

(iii) এম. এন. শ্ৰীনিবাস  
M. N. Srinivas

(g) এম. এন. শ্ৰীনিবাসে কোন চনত সংস্কৃতকৰণ  
অৱধাৰণাটো আগবঢ়ায় ?

In which year M. N. Srinivas introduced  
the concept of Sanskritization?

(i) ১৯১৯  
1919

(ii) ১৯৫২  
1952

(iii) ১৯৫৩  
1953

(h) প্রকৃতিবাদৰ মুখ্য পৃষ্ঠপোষক হ'ল

Main supporter of Naturism is

(i) মেক্স মূলাৰ

Max Mülar

(ii) মেক্স বেৰাৰ

Max Weber

(iii) কাৰ্ল মাৰ্ক্স

Karl Marx

2. তলৰ যি কোনো চাৰিটাৰ চমু টোকা লিখা (প্রতিটো **150**

শব্দৰ ভিতৰত) :

4×4=16

Write short notes on any *four* of the following

(**within 150 words** each) :

(a) জনজাতীয় সমাজ

Tribal society

(b) স্বজন পদ্ধতি

Kinship system

(c) আধুনিক পৰিয়ালৰ সমস্যা

Problems of modern family

(d) হিন্দু ধৰ্ম  
Hindu religion

(e) দুৰ্নীতি  
Corruption

3. তলৰ যি কোনো চাৰিটা প্ৰশ্নৰ উত্তৰ দিয়া (প্ৰতিটো 500 শব্দৰ ভিতৰত) :

Answer any four questions (within 500 words each) :

(a) গ্ৰাম্য সমাজ বুলিলে কি বুজা? গ্ৰাম্য সমাজৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা। 4+10=14

What do you mean by rural society?  
Discuss the main characteristics of rural society.

(b) “হিন্দু বিবাহ এক ধৰ্মীয় সংস্কাৰ।” আলোচনা কৰা। 14

“Hindu marriage is a religious sacrament.” Discuss.

(c) ভাৰতীয় জাতি ব্যৱস্থা বন্ধ সামাজিক স্তৰীকৰণৰ এক উৎকৃষ্ট উদাহৰণ। আলোচনা কৰা। 14

Indian caste system is one of the best example of closed social stratification. Discuss.

(d) “दरिद्रता एक सामाजिक समस्या ।” आलोचना करा । 14

“Poverty is a social problem.” Discuss.

(e) “संस्कृतिकरणे भारतीय समाजत परिवर्तनर पथ सुगम करिले ।” आलोचना करा । 14

“Sanskritization has paved the way for social change in India.” Discuss.

\*\*\*